

PNB MetLife India Insurance Company Limited

Registered office: Unit No. 701, 702 & 703, 7th Floor, West Wing, Raheja Towers, 26/27 M G Road, Bangalore -560001, Karnataka. IRDA of India Registration number 117. Cl No. U66010KA2001PLC028883, Call us Toll-free at 1-800-425-6969, Website: www.pnbmetlife.com, Email: indiaservice@pnbmetlife.co.in or write to us at 1st Floor, Techniplex -1, Techniplex Complex, Off Veer Savarkar Flyover, Goregaon (West), Mumbai – 400062. Phone: +91-22-41790000, Fax: +91-22-41790203

পিএনবি মেটলাইফ ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড,

ৰেজিষ্টাৰ্ড কাৰ্যালয়: ইউনিট নং. 701, 702 আৰু 703, সপ্তম মহলা, ওৱেষ্ট উইং, ৰাহিজা টাৱাৰ্ছ, 26/27 এমজি ৰ'ড, বেঙ্গালোৰ-560001, কৰ্ণাটক। ভাৰতৰ আইআৰিডএ পঞ্জীয়ন নম্বৰ 117, CI No. U66010KA2001PLC028883, আমাক বিনামূলীয়া কল কৰক- 1-800-425-6969, ওেৱবচাইট: www.pnbmetlife.com, ইেমইল: indiaservice@pnbmetlife.co.in অথবা 1ম মহলা, টেকনিপ্লেক্স- কমপ্লেক্স, অফ ভীৰ চাভাকাৰ ফ্লাইওভাৰ, গ'ৰেগাঁও (পশ্চিম), মুম্বাই-400062, ফ'ন: +91-22-41790000, ফেক্স: +91-22-41790203

Track your policy with ease. Logonto-pnbmetlife.com, Generate your own user name / password by using your customer ID আপোনাৰ পলিচি সহজতে চিনাক্ত কৰক। pnbmetlife.com ত লগ অন কৰক, আপোনাৰ গ্ৰাহক আইডি ব্যৱহাৰ কৰি আপোনাৰ নিজা ব্যৱহাৰকাৰী নাম/পাছৱৰ্ড সৃষ্টি কৰক

Dual / Change in Signature – New Business / Servicing / দ্বৈত / স্বাক্ষৰৰ পৰিৱৰ্তন-নতুন ব্যৱসায় / সেৱা

		/ Application No. 2:	L								
পলিচি/আৱেদ ন নং.1:	পলিচি	ঠ/আৱেদ ন নং.2:							- (2
			ate:	D D	M M	v v	v v				apler)
		ত	াৰিখ:		101 101		1 . 1 .				size colour
Name of Policy Owner/Proposed Owner: (If different from Person Insured / Proposed Insure)											ld) তেওঁ
পলিচিৰ গৰাকী/প্ৰস্তাৱি ত গৰাকীৰ নাম (যদিহে বীমাকৰ্তা ব্যক্তি/প্ৰস্তাৱিত বীমাকৰ্তাৰ পৰা পৃথক হয়)										(ষ্টেপলাৰ পিন *শেহতীয়াকৈ এখ আকাৰৰ ৰঙীন	নকৰিব) ন পাছপ'ৰ্ট
Name of Person Insured / Proposed Insured:									\neg 1		
বীমাকৃত ব্যক্তি/প্ৰস্তাৱি ত বীমাকৰ্তাৰ নাম:									\		
Father's Name:											
পি ত্ৰ নাম:											
Date of Birth:											
জন্মৰ তাৰিখ:											
Mobile No (Mandatory):		Email ID:							-		
ম'বাইল নং (বাধ্যতামূলক):		ইমে ইল আই	ইডি:						-		
Cush	mon Instruction for	Dual Canatura	Char	ogo im Ci	~						
	mer Instruction for					e					
श्वार	<mark>চৰত দ্বৈত স্বাক্ষৰ</mark> [🔃 পাৰৱতনৰ বা	.ব 🔲 গ্ৰা	হক নি	দশনা						
Declaration (For existing policies): I/We,	tl	he Policy Owner/ Pe	rson Insu	red herel	oy decla	re that t	he belov	w mentio	ned spe	ecimen boxes o	ontain my/
our signatures as affixed onday of, 20 I/ We	further state that hen	ceforth, the signatu	e as appe	ended be	low sho	uld be co	onsidere	d for all t	future i	equests receiv	ed for this/
these policies. I/ We hereby agree to defend and hold harmless										-	-
PNB MetLife by anyone, including any statutory, governmenta	I or regulatory body, o	on account of PNB N	∕letLife pr	ocessing	any fut	ure requ	iests rec	eived for	r this/ t	hese policies l	pearing the
signatures contained herein below:		water worth a)	र्ट क		CITIZION -	****** (N)		7		
যোষণা: (বৰ্তমান পলিচিসমূহৰ বাবে): মই/আমি, ৰ বাৰে, 20 ত নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমা		, শালাচৰ গ্ৰাকা/ব	। মাকৃত ব	ગાજુલા રસ્	য়াৰ শ্বাৰা	খোৰণা '	কৰে৷ থে	তলত ড	লোখত	নমুনা বাকচসং	યૂર ૭
ৰ বাৰে, 20 ত নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমা	া খাঞ্চৰসমত আছে। মহ				~~~~	~				4 2 , 4 2, 01	
ONO TISTES STATES OF THE PART AND THE PART OF THE PART		ই/আমি অধিককৈ বি	বৃতি দিও (য়ে হয়াৰ। জেল জি	পছৰ প	ৰা তলত	দিয়া অ	নুসৰি স্বা	ক্ষৰটো জিৱ া	এই/এইবোৰ প কেটেকটকে	লিচিৰ বাবে
প্ৰাপ্ত ভৱিষ্যত সকলো অনুৰোধৰ বাবে বিবেচনা কৰা উচিত। ইয়	তে তলত থকা স্বাক্ষৰস	মূহ এই/এইবোৰ পৰি	নৈচিৰ বাবে	৷ প্রাপ্ত যি	কোনো ব	ভৱিষ্যত	অনুৰোগ	ধৰ বাবে f	পিএনবি	i মেটলাইফে প্র	ক্ৰিয়াকৰণ
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে	তে তলত থকা স্বাক্ষৰস ইধৰি, যিকোনো দাবী, প্ৰ	মূহ এই/এইবোৰ পৰি ¦তিবদ্ধতা, দৰ, চাহিদ	নৈচিৰ বাবে ন, যিকোনে	৷ প্ৰাপ্ত যি না ব্যক্তিৰ	কোনো ব	ভৱিষ্যত	অনুৰোগ	ধৰ বাবে f	পিএনবি	i মেটলাইফে প্র	ক্ৰিয়াকৰণ
	তে তলত থকা স্বাক্ষৰস ইধৰি, যিকোনো দাবী, প্ৰ	মূহ এই/এইবোৰ পৰি ¦তিবদ্ধতা, দৰ, চাহিদ	নৈচিৰ বাবে ন, যিকোনে	৷ প্ৰাপ্ত যি না ব্যক্তিৰ	কোনো ব	ভৱিষ্যত	অনুৰোগ	ধৰ বাবে f	পিএনবি	i মেটলাইফে প্র	ক্ৰিয়াকৰণ
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে	তে তলত থকা স্বাক্ষৰস ১ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা ————————————————————————————————————	মূহ এই/এইবোৰ পৰি ¦তিবদ্ধতা, দৰ, চাহিদ	নৈচিৰ বাবে ন, যিকোনে	৷ প্ৰাপ্ত যি না ব্যক্তিৰ	কোনো ব	ভৱিষ্যত	অনুৰোগ	ধৰ বাবে f	পিএনবি	i মেটলাইফে প্র	ক্ৰিয়াকৰণ
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ	তে তলত থকা স্বাক্ষৰস ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষৰ্যি Się	মূহ এই/এইবোৰ পৰি 1তিবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই	নৈচিৰ বাবে ন, যিকোনে	৷ প্ৰাপ্ত যি না ব্যক্তিৰ	কোনো ব	ভৱিষ্যত	অনুৰোগ	ধৰ বাবে f	পিএনবি	i মেটলাইফে প্র	ক্ৰিয়াকৰণ
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records	তে তলত থকা স্বাক্ষৰস ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষৰ্যি Się	মূহ এই/এইবোৰ পৰি 1তিবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New)	নৈচিৰ বাবে ন, যিকোনে	৷ প্ৰাপ্ত যি না ব্যক্তিৰ	কোনো ব	ভৱিষ্যত	অনুৰোগ	ধৰ বাবে f	পিএনবি	i মেটলাইফে প্র	ক্ৰিয়াকৰণ
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records	তে তলত থকা স্বাক্ষৰস ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষৰ্যি Się	মূহ এই/এইবোৰ পৰি 1তিবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New)	নৈচিৰ বাবে ন, যিকোনে	৷ প্ৰাপ্ত যি না ব্যক্তিৰ	কোনো ব	ভৱিষ্যত	অনুৰোগ	ধৰ বাবে f	পিএনবি	i মেটলাইফে প্র	ক্ৰিয়াকৰণ
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ	তে তলত থকা স্বাক্ষৰস ১ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা Sig	মূহ এই/এইবোৰ পৰি থতিবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New) গাক্ষৰ (নতুন)	নৈচিৰ বাবে ন, যিকোনে	৷ প্ৰাপ্ত যি না ব্যক্তিৰ	কোনো ব	ভৱিষ্যত	অনুৰোগ	ধৰ বাবে f	পিএনবি	i মেটলাইফে প্র	ক্ৰিয়াকৰণ
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business):	io তলত থকা স্বাক্ষৰস হ ধৰি, যিকোনো দাবী, প্ৰ তৰক্ষা দিবলৈ আৰু ক্ষা	মূহ এই/এইবোৰ পৰি থতিবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New) গাক্ষৰ (নতুন) I PO	নৈচিৰ বাবে ন, যিকোনে	৷ প্ৰাপ্ত যি না ব্যক্তিৰ	কোনো ব	ভৱিষ্যত	অনুৰোগ	ধৰ বাবে f	পিএনবি	i মেটলাইফে প্র	ক্ৰিয়াকৰণ
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ	io তলত থকা স্বাক্ষৰস হ ধৰি, যিকোনো দাবী, প্ৰ তৰক্ষা দিবলৈ আৰু ক্ষা	মূহ এই/এইবোৰ পৰি থতিবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New) গাক্ষৰ (নতুন)	নৈচিৰ বাবে ন, যিকোনে	৷ প্ৰাপ্ত যি না ব্যক্তিৰ	কোনো ব	ভৱিষ্যত	অনুৰোগ	ধৰ বাবে f	পিএনবি	i মেটলাইফে প্র	ক্ৰিয়াকৰণ
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business):	io তলত থকা স্বাক্ষৰস হ ধৰি, যিকোনো দাবী, প্ৰ তৰক্ষা দিবলৈ আৰু ক্ষা	মূহ এই/এইবোৰ পৰি প্ৰতিবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New) প্ৰাক্ষৰ (নতুন)	নৈচিৰ বাবে না, যিকোনে সন্মত হওঁ	া প্রাপ্ত যি না ব্যক্তিৰ ।	কোনো ক I দ্বাৰা পি	ভৱিষ্যত প্রনবি সে	অনুৰো মটলাইফ	ধৰ বাবে বি চৰ বিৰুদ্ধে	পিএনবি দ্ধ পদ ে	i মেটলাইফে প্র ক্ষপ বা প্রক্রিয়া	ক্ৰিয়াকৰণ সমূহৰ পৰা
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business):	তে তলত থকা স্বাক্ষৰসা হ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই' gnature (New) ব্যক্ষৰ (নতুন) I PO s পিঅ' দুয়োটা d hereby declare th	iচিৰ বাবে i, যিকোনে সন্মত হওঁ	প্রাপ্ত যি না ব্যক্তিৰ l	কোনো দ্বাৰা পি tioned s	ভৱিষ্যত ধএনবি সে specimer	অনুৰোং মটলাইফ n boxes	ধৰ বাবে f দৰ বিৰুদ্ধে contain ।	পিএনবি দ্ধ পদণে my/ ou	i মেটলাইফে প্র ক্ষপ বা প্রক্রিয়া r signatures as	ক্ৰিয়াকৰণ সমূহৰ পৰা affixed on
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO RUNTATION (নতুন ব্যৱসায়ৰ বাবে): Websides Po	তে তলত থকা স্বাক্ষৰস চ ধৰি, যিকোনো দাবী, প্ৰ তৰক্ষা দিবলৈ আৰু ক্ষা Both PI and পিআই আৰ wner/ proposed Insured h, the signature as app	মূহ এই/এইবোৰ পৰি বৈতিবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই: gnature (New) (শক্ষৰ (নতুন) I PO ৰু পিঅ' দুয়োটা d hereby declare th bended below should: of any claim, liabili	ifbৰ বাবে I, যিকোনে সন্মত হওঁ at the be I be consi ty, charge	প্রাপ্ত যি না ব্যক্তিৰ l low men dered fo , demand	কোনো ত i দ্বাৰা পি tioned s r all futu d, action	ভৱিষ্যত প্রএনবি সে specimer ire reque i or proc	অনুৰোং মটলাইফ n boxes ests rece	ধৰ বাবে f pa বিৰুদ্ধে contain i ived for t initiated	পিএনবি দ্ধ পদৰ্ণে my/ ou this/ th I agains	i মেটলাইফে প্র ক্ষপ বা প্রক্রিয়া r signatures as ese policies. I/ t PNB MetLife	ক্ৰিয়াকৰণ সমূহৰ পৰা affixed on We hereby by anyone,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO [মোষণা (নতুন ব্যৱসায়ৰ বাবে): পিআই সিণ্ I/We,, the proposed or day of, 20 I/ We further state that hencefor agree to defend and hold harmless PNB MetLife India Insuran including any statutory, governmental or regulatory body, on a	তে তলত থকা স্বাক্ষৰস চ ধৰি, যিকোনো দাবী, প্ৰ তৰক্ষা দিবলৈ আৰু ক্ষা Both PI and পিআই আৰ wner/ proposed Insured h, the signature as app	মূহ এই/এইবোৰ পৰি বৈতিবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই: gnature (New) (শক্ষৰ (নতুন) I PO ৰু পিঅ' দুয়োটা d hereby declare th bended below should: of any claim, liabili	ifbৰ বাবে I, যিকোনে সন্মত হওঁ at the be I be consi ty, charge	প্রাপ্ত যি না ব্যক্তিৰ l low men dered fo , demand	কোনো ত i দ্বাৰা পি tioned s r all futu d, action	ভৱিষ্যত প্রএনবি সে specimer ire reque i or proc	অনুৰোং মটলাইফ n boxes ests rece	ধৰ বাবে f pa বিৰুদ্ধে contain i ived for t initiated	পিএনবি দ্ধ পদৰ্ণে my/ ou this/ th I agains	i মেটলাইফে প্র ক্ষপ বা প্রক্রিয়া r signatures as ese policies. I/ t PNB MetLife	ক্ৰিয়াকৰণ সমূহৰ পৰা affixed on We hereby by anyone,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO ঘোষণা (নতুন ব্যৱসায়ৰ বাবে): পিআই সপি I/We,, the proposed or agree to defend and hold harmless PNB MetLife India Insuran including any statutory, governmental or regulatory body, on a below:	তে তলত থকা স্বাক্ষৰসা হ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা Both Pl and Mail Mail Mail Mail Mail Winer/ proposed Insured h, the signature as app the Co. Ltd., on account of PNB MetLife	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New) বাক্ষৰ (নতুন) I PO of পিঅ' দুয়োটা d hereby declare th bended below should of any claim, liabili processing any futu	ifbৰ বাবে i, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re reques	প্রাপ্ত যি না ব্যক্তিব l low men dered fo , demand ts receive	কোনো জ i দ্বাৰা পি tioned s r all futu d, action ed for th	ভৱিষ্যত গএনবি সে specimer pre reque n or proc nis/ these	অনুৰোং মটলাইফ n boxes ests rece ceedings e policie	contain । ivived for t initiated s bearing	পিএনবি দ্ধ পদৰ্ণে my/ ou this/ th I agains g the sig	r signatures as ese policies. I/ t PNB MetLife gnatures contai	ক্ৰিয়াকৰণ সমূহৰ পৰা affixed on We hereby by anyone,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO ঘোষণা (নতুন ব্যৱসায়ৰ বাবে): পিআই সপি I/We,, the proposed or agree to defend and hold harmless PNB MetLife India Insuran including any statutory, governmental or regulatory body, on a below: মই/আমি. প্ৰস্তাৱিত" গ্ৰাফী/ প্ৰস্ত	তে তলত থকা স্বাক্ষৰসা হ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা Both Pl and পি প্ৰাই আৰ vner/ proposed Insured h, the signature as app ise Co. Ltd., on account ccount of PNB MetLife	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই' gnature (New) (ক্ষেক্তৰ (নতুন) I PO ক পিঅ' দুয়োটা d hereby declare th bended below should c of any claim, liabili processing any futu ৰ দ্বাৰা ঘোষণা কৰে	ifbৰ বাবে i, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re reques	প্ৰাপ্ত যি না ব্যক্তিব l low men dered for , demand ts receive ত উল্লেখি	কোনো জ tioned s r all futu d, action ed for th	ভৱিষ্যত গএনবি সে specimer ire reque ir or proc iis/ these II বাকচ্য	অনুৰোং মটলাইফ n boxes ests rece eeedings e policie সমহত	contain । ived for i initiated s bearing	পিএনবি দ্ধ পদৰ্ণে this/ th I agains হু the sig	r signatures as ese policies. I/ t PNB MetLife gnatures contai	ক্ৰিয়াকৰণ সমূহৰ পৰা affixed on We hereby by anyone, ned herein
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO ঘোষণা (নতুন ব্যৱসায়ৰ বাবে): পিআই সপি I/We, , the proposed or day of agree to defend and hold harmless PNB MetLife India Insuran including any statutory, governmental or regulatory body, on a below: মই/আমি, প্ৰস্তাৱিত" গৰাফী/ প্ৰস্ত নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমাৰ স্বাক্ষৰসমূহ আছে। মই/আমি,	তে তলত থকা স্বাক্ষৰসা ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা Both Pl and পিআই আৰ vner/ proposed Insured h, the signature as app ise Co. Ltd., on account ccount of PNB MetLife iাৱিত ব্ীমাকৰ্তাই ইয়া ম অধিককৈ বিবৃতি দিওঁ	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই' gnature (New) (I PO a পিঅ' দুয়োটা d hereby declare the declare the declare the cof any claim, liabili processing any futu a দ্বাৰা ঘোষণা কৰে s যে ইয়াৰ পিছৰ পৰা	াচিৰ বাবে া, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re requesi াঁ যে তল্য তলত দিফ	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুস্থি	tioned s r all futu d, action ed for th ত নমূন ৰ স্বাক্ষৰা	ভৱিষ্যত গএনবি C rugan r	অনুৰোং মটলাইফ n boxes ests rece eedings e policie সমুহত _ এইবোৰ	contain । ived for i initiated s bearing ্বাবে প্ৰাপ্ত	my/ ou this/ th I agains g the sig ৰ & ভৱিষ্:	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO ঘোষণা (নতুন ব্যৱসায়ৰ বাবে): /We,, the proposed of agree to defend and hold harmless PNB MetLife India Insuran including any statutory, governmental or regulatory body, on a below: মই/আমি,, প্ৰস্তাৱিত" গৰাফী/ প্ৰস্ত নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমাৰ স্বাক্ষৰসমূহ আছে। মই/আমি, নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমাৰ স্বাক্ষৰসমূহ আছে। মই/আমি	তে তলত থকা স্বাক্ষৰসা হ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা Both Pl and পিআই আৰ vner/ proposed Insured h, the signature as app the Co. Ltd., on account ccount of PNB MetLife যাৱিত ব্ীমাকৰ্তাই ইয়া ম অধিককৈ বিবৃতি দিওঁ ৰ পলিচিৰ বাবে প্ৰাপ্ত হি	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই' gnature (New) (ক্ষেৰ নেতুন) I PO a পিডা' দুয়োটা d hereby declare th bended below should c of any claim, liabili processing any futu ৰ দ্বাৰা ঘোষণা কৰে হৈ যেইয়াৰ পিছৰ পৰা যিকোনো ভৱিষ্যত ড	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th তৈ নমূন ৰ স্বাক্ষৰ মান্বি মো	ভৱিষ্যত গএনবি C rugan re reque n or proc nis/ these যো বাকচঃ টো এই/এ টলাইফে	অনুৰোং মটলাইফ n boxes ests rece eedings e policie সমূহত _ এইবোৰ : প্ৰক্ৰিয়া	contain । ived for i initiated s bearing বাবে প্ৰাপ্ত্	my/ ou this/ th I agains g the sig ৰ & ভৱিষ্: ৰাৰ কা	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): [Pl	তে তলত থকা স্বাক্ষৰসা ধৰি, যিকোনো দাবী, প্ৰ তৰক্ষা দিবলৈ আৰু ক্ষা Both PI and Mail Mail Mail Mail Mail wher/ proposed Insured h, the signature as app ise Co. Ltd., on account coount of PNB MetLife inৱিত ব্ীমাকৰ্তাই ইয়া ম অধিককৈ বিবৃতি দিওঁ ৰ পলিচিৰ বাবে প্ৰাপ্ত ফি দৰ, চাহিদা, যিকোনো	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই' gnature (New) (I'ক্ষৰ (নতুন) I PO ক পিঅ' দুয়োটা d hereby declare the pended below should a fany claim, liabili processing any future a দ্বাৰা ঘোষণা কৰে (যে ইয়াৰ পিছৰ পৰা বিকোনো ভৱিষ্যত তা ব্যক্তিৰ দ্বাৰা পিএক	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th তৈ নমূন ৰ স্বাক্ষৰ মান্বি মো	ভৱিষ্যত গএনবি C rugan re reque n or proc nis/ these যো বাকচঃ টো এই/এ টলাইফে	অনুৰোং মটলাইফ n boxes ests rece eedings e policie সমূহত _ এইবোৰ : প্ৰক্ৰিয়া	contain । ived for i initiated s bearing বাবে প্ৰাপ্ত্	my/ ou this/ th I agains g the sig ৰ & ভৱিষ্: ৰাৰ কা	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO ঘাষণা (নতুন ব্যৱসায়ৰ বাবে): N/We,, the proposed of agree to defend and hold harmless PNB MetLife India Insuran including any statutory, governmental or regulatory body, on a below: মই/আমি,, প্ৰস্তাৱিত" গৰাফী/ প্ৰস্ত নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমাৰ স্বাক্ষৰসমূহ আছে। মই/আবিবেচনা কৰা উচিত। ইয়াত তলত থকা স্বাক্ষৰসমূহ এই/এইবো চৰকাৰী বা নিয়ামক সংস্থাকে ধৰি, যিকোনো দাবী, প্ৰতিবন্ধতা ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰতিৰক্ষা দিবলৈ আৰু ক্ষতিম্	তে তলত থকা স্বাক্ষৰসা ধৰি, যিকোনো দাবী, প্ৰ তৰক্ষা দিবলৈ আৰু ক্ষা Both PI and Mail Mail Mail Mail Mail wher/ proposed Insured h, the signature as app ise Co. Ltd., on account coount of PNB MetLife inৱিত ব্ীমাকৰ্তাই ইয়া ম অধিককৈ বিবৃতি দিওঁ ৰ পলিচিৰ বাবে প্ৰাপ্ত ফি দৰ, চাহিদা, যিকোনো	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই' gnature (New) (I'ক্ষৰ (নতুন) I PO ক পিঅ' দুয়োটা d hereby declare the pended below should a fany claim, liabili processing any future a দ্বাৰা ঘোষণা কৰে (যে ইয়াৰ পিছৰ পৰা বিকোনো ভৱিষ্যত তা ব্যক্তিৰ দ্বাৰা পিএক	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th তৈ নমূন ৰ স্বাক্ষৰ মান্বি মো	ভৱিষ্যত গএনবি C rugan re reque n or proc nis/ these যো বাকচঃ টো এই/এ টলাইফে	অনুৰোং মটলাইফ n boxes ests rece eedings e policie সমূহত _ এইবোৰ : প্ৰক্ৰিয়া	contain । ived for i initiated s bearing বাবে প্ৰাপ্ত্	my/ ou this/ th I agains g the sig ৰ & ভৱিষ্: ৰাৰ কা	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): [Pl	তে তলত থকা স্বাক্ষৰসা ধৰি, যিকোনো দাবী, প্ৰ তৰক্ষা দিবলৈ আৰু ক্ষা Both PI and Mail Mail Mail Mail Mail wher/ proposed Insured h, the signature as app ise Co. Ltd., on account coount of PNB MetLife inৱিত ব্ীমাকৰ্তাই ইয়া ম অধিককৈ বিবৃতি দিওঁ ৰ পলিচিৰ বাবে প্ৰাপ্ত ফি দৰ, চাহিদা, যিকোনো	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই' gnature (New) (I'ক্ষৰ (নতুন) I PO ক পিঅ' দুয়োটা d hereby declare the pended below should a fany claim, liabili processing any future a দ্বাৰা ঘোষণা কৰে (যে ইয়াৰ পিছৰ পৰা বিকোনো ভৱিষ্যত তা ব্যক্তিৰ দ্বাৰা পিএক	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th তৈ নমূন ৰ স্বাক্ষৰ মান্বি মো	ভৱিষ্যত গএনবি C rugan re reque n or proc nis/ these যো বাকচঃ টো এই/এ টলাইফে	অনুৰোং মটলাইফ n boxes ests rece eedings e policie সমূহত _ এইবোৰ : প্ৰক্ৰিয়া	contain । ived for i initiated s bearing বাবে প্ৰাপ্ত্	my/ ou this/ th I agains g the sig ৰ & ভৱিষ্: ৰাৰ কা	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): [তে তলত থকা স্বাক্ষৰসা হ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা Both Pl and Marie Marie Marie Momari Proposed Insured h, the signature as app tee Co. Ltd., on account ccount of PNB MetLife Iাৱিত ব্ীমাকৰ্তাই ইয়া মি অধিককৈ বিবৃতি দিওঁ ৰ পলিচিৰ বাবে প্ৰাপ্ত ফি দৰ, চাহিদা, যিকোনো ন্তে ৰাখিবলৈ মই সন্মত হ	মূহ এই/এইবোৰ পৰি বিতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New) বাক্ষৰ (নতুন) I PO ক পিঅ' দুয়োটা d hereby declare th bended below should of any claim, liabili processing any futu ৰ দ্বাৰা ঘোষণা কৰে যেইয়াৰ পিছৰ পৰা থকোনো ভৱিষ্যত ড ব্যক্তিৰ দ্বাৰা পিএন হওঁ: ment instrument	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th ত নমূন ৰ স্বাক্ষৰ ানবি মে ৰুদ্ধে প	ভৱিষ্যত গএনবি C n or proc nis/ these বা বাকচঃ টো এই/এ টলাইফে দক্ষেপ :	অ নুৰোং মটলাইফ মটলাইফ sests rece ceedings e policie সমূহত _ এইবোৰ ফ প্ৰেক্টিয়া বা প্ৰক্ৰি	contain । re বিৰুদ্ধে initiated s bearing বাবে প্ৰাপ্ত কৰণ ক য়াসমূহৰ of submit	my/ ou this/ th I agains g the sig ৰ মু ভৱিষ্য ৰাৰ কা	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO RUষপা (নতুন ব্যৱসায়ৰ বাবে): New,, the proposed of agree to defend and hold harmless PNB MetLife India Insuran including any statutory, governmental or regulatory body, on a below: মই/আমি,, প্ৰস্তাৱিত" গৰাফী/ প্ৰব্ নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমাৰ স্বাক্ষৰসমূহ আছে। মই/আবিবেচনা কৰা উচিত। ইয়াত তলত থকা স্বাক্ষৰসমূহ এই/এইবো চৰকাৰী বা নিয়ামক সংস্থাকে ধৰি, যিকোনো দাবী, প্ৰতিবদ্ধতা, ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰতিৰক্ষা দিবলৈ আৰু ক্ষতিমূ	io তলত থকা স্বাক্ষৰসা ধৰি, যিকোনো দাবী, প্ৰ তৰক্ষা দিবলৈ আৰু ক্ষা Both PI and Market proposed Insured h, the signature as apple Co. Ltd., on account coount of PNB MetLife in a বিনাকর্তাই ইয়া ম অধিককৈ বিবৃতি দিওঁ বি পালিচৰ বাবে প্রাপ্ত দি দব, চাহিদ্য, যিকোনো ক্ত ৰাখিবলৈ মই সন্মত হ	মূহ এই/এইবোৰ পৰি বিতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New) বাক্ষৰ (নতুন) I PO ক পিঅ' দুয়োটা d hereby declare th bended below should of any claim, liabili processing any futu ৰ দ্বাৰা ঘোষণা কৰে যেইয়াৰ পিছৰ পৰা থকোনো ভৱিষ্যত ড ব্যক্তিৰ দ্বাৰা পিএন হওঁ: ment instrument	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th ত নমূন ৰ স্বাক্ষৰ ানবি মে ৰুদ্ধে প	ভৱিষ্যত দুএনবি সে ire reque i or proc iis/ these যা বাকচঃ টো এই/এ টলাইফে দক্ষেপ	অ নুৰোং মটলাইফ মটলাইফ sests rece ceedings e policie সমূহত _ এইবোৰ ফ প্ৰেক্টিয়া বা প্ৰক্ৰি	contain । re বিৰুদ্ধে initiated s bearing বাবে প্ৰাপ্ত কৰণ ক য়াসমূহৰ of submit	my/ ou this/ th I agains g the sig ৰ মু ভৱিষ্য ৰাৰ কা	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): [তে তলত থকা স্বাক্ষৰসা হ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা Both Pl and Marie Marie Marie Momari Proposed Insured h, the signature as app tee Co. Ltd., on account ccount of PNB MetLife Iাৱিত ব্ীমাকৰ্তাই ইয়া মি অধিককৈ বিবৃতি দিওঁ ৰ পলিচিৰ বাবে প্ৰাপ্ত ফি দৰ, চাহিদা, যিকোনো ন্তে ৰাখিবলৈ মই সন্মত হ	মূহ এই/এইবোৰ পৰি বিতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New) বাক্ষৰ (নতুন) I PO ক পিঅ' দুয়োটা d hereby declare th bended below should of any claim, liabili processing any futu ৰ দ্বাৰা ঘোষণা কৰে যেইয়াৰ পিছৰ পৰা থকোনো ভৱিষ্যত ড ব্যক্তিৰ দ্বাৰা পিএন হওঁ: ment instrument	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th ত নমূন ৰ স্বাক্ষৰ ানবি মে ৰুদ্ধে প	ভৱিষ্যত গএনবি C n or proc nis/ these বা বাকচঃ টো এই/এ টলাইফে দক্ষেপ :	অ নুৰোং মটলাইফ মটলাইফ sests rece ceedings e policie সমূহত _ এইবোৰ ফ প্ৰেক্টিয়া বা প্ৰক্ৰি	contain । re বিৰুদ্ধে initiated s bearing বাবে প্ৰাপ্ত কৰণ ক য়াসমূহৰ of submit	my/ ou this/ th I agains g the sig ৰ মু ভৱিষ্য ৰাৰ কা	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): [তে তলত থকা স্বাক্ষৰসা ধৰি, যিকোনো দাবী, প্ৰ তৰক্ষা দিবলৈ আৰু ক্ষা Both PI and Market Proposed Insured h, the signature as apple Co. Ltd., on account coount of PNB MetLife দাৱিত ব্ীমাকৰ্তাই ইয়া ম অধিককৈ বিবৃতি দিওঁ ৰ পলিচিৰ বাবে প্ৰাপ্ত ফি দৰ, চাহিদা, যিকোনো ক্ত ৰাখিবলৈ মই সন্মত ই Signature as per payr পৰিশোধ সঁজুলি অনু	মূহ এই/এইবোৰ পৰি বিতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New) বাক্ষৰ (নতুন) I PO ক পিঅ' দুয়োটা d hereby declare th bended below should of any claim, liabili processing any futu ৰ দ্বাৰা ঘোষণা কৰে যেইয়াৰ পিছৰ পৰা থকোনো ভৱিষ্যত ড ব্যক্তিৰ দ্বাৰা পিএন হওঁ: ment instrument	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th ত নমূন ৰ স্বাক্ষৰ ানবি মে ৰুদ্ধে প	ভৱিষ্যত গএনবি C n or proc nis/ these বা বাকচঃ টো এই/এ টলাইফে দক্ষেপ :	অ নুৰোং মটলাইফ মটলাইফ sests rece ceedings e policie সমূহত _ এইবোৰ ফ প্ৰেক্টিয়া বা প্ৰক্ৰি	contain । re বিৰুদ্ধে initiated s bearing বাবে প্ৰাপ্ত কৰণ ক য়াসমূহৰ of submit	my/ ou this/ th I agains g the sig ৰ মু ভৱিষ্য ৰাৰ কা	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO (ঘাষণা (নতুন ব্যৱসায়ৰ বাবে): //We,, the proposed of agree to defend and hold harmless PNB MetLife India Insuran including any statutory, governmental or regulatory body, on a below: মই/আমি,, প্ৰস্তাৱিত" গৰাফী/ প্ৰস্ত নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমাৰ স্বাক্ষৰসমূহ আছে। মই/আবিবেচনা কৰা উচিত। ইয়াত তলত থকা স্বাক্ষৰসমূহ এই/এইবো চৰকাৰী বা নিয়ামক সংস্থাকে ধৰি, যিকোনো দাবী, প্ৰতিবন্ধতাইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰতিৰক্ষা দিবলৈ আৰু ক্ষতিম্ For Proposed Insured: / প্ৰস্তাৱিত বীমাকর্ডাৰ বাবে: Signature as per Application form আৱেদন প্ৰপত্ৰ অনুসৰি স্বাক্ষৰ	তে তলত থকা স্বাক্ষৰসা হ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা Both PI and Main Main Main Main Main Main Main Main	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই gnature (New) বাক্ষৰ (নতুন) I PO কি পিঅ' দুয়োটা d hereby declare th bended below should of any claim, liabili processing any futu ৰে দ্বাৰা ঘোষণা কৰে যে ইয়াৰ পিছৰ পৰা যৈকোনো ভৱিষ্যত ত ব্যক্তিৰ দ্বাৰা পিএন হওঁ: ment instrument সেৰি স্বাক্ষৰ	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th ত নমূন ৰ স্বাক্ষৰ Iনবি মে ৰুদ্ধে প	ভৱিষ্যত গএনবি C requence requence is or procall of these বা বাকচ্য টো এই/এ টলাইফে দক্ষেপ :	অনুৰোং মটলাইফ মটলাইফ sests rece ceedings e policie সমূহত _ এইবোৰ ব ব প্ৰক্ৰিয়া বা প্ৰক্ৰিয়া বা প্ৰক্ৰি	contain । pea বিৰুদ্ধে ived for i initiated s bearing কাবে প্ৰাপ্ত ফাৰণ ক য়াসমূহৰ of submit	my/ ou this/ th I agains g the sig ৰ গু ভৱিষ্য ৰাৰ কা r পৰা r	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO (ঘাষণা (নতুন ব্যৱসায়ৰ বাবে): /We,, the proposed of agree to defend and hold harmless PNB MetLife India Insuran including any statutory, governmental or regulatory body, on a below: মই/আমি,, প্ৰস্তাৱিত" গৰাফী/ প্ৰস্ত নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমাৰ স্বাক্ষৰসমূহ আছে। মই/আমি নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমাৰ স্বাক্ষৰসমূহ এই/এইবো চৰকাৰী বা নিয়ামক সংস্থাকে ধৰি, যিকোনো দাবী, প্ৰতিবন্ধতা ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰতিৰক্ষা দিবলৈ আৰু ক্ষতিম্ For Proposed Insured: / প্ৰস্তাৱিত বীমাকৰ্ডাৰ বাবে: Signature as per Application form Signature as per Application form Signature as per Application form	তে তলত থকা স্বাক্ষৰসা হ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা Both PI and Mail Mail Mail When Pi and Pomiই আৰ When Proposed Insured h, the signature as apple Co. Ltd., on account coount of PNB MetLife I বিত ব্ীমাকৰ্তাই ইয়া মি অধিককৈ বিবৃতি দিওঁ ৰ পলিচিৰ বাবে প্ৰাপ্ত বি দৰ, চাহিদা, যিকোনো ক্ত ৰাখিবলৈ মই সন্মত ই Signature as per payr পৰিশোধ সঁজুলি অনু Signature as per payr	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই' gnature (New) (ক্ষেৰ নেতুন) I PO ক পিঅ' দুয়োটা d hereby declare the pended below should the processing any future of any claim, liability processing any future দ্বাৰা ঘোষণা কৰে যেইয়াৰ পিছৰ পৰা মিকোনো ভৱিষ্যত জ্বাব্যক্তিৰ দ্বাৰা পিএন হওঁ: ment instrument The process of the process of the pended with t	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th তৈ নমূন ৰ স্বাক্ষৰ নিবি মে ৰুদ্ধে প Sigr প্ৰম	ভৱিষ্যত গএনবি C গএনবি C গোলা গোলা গোলা গোলা গোলা গোলা গোলা গোলা	অনুৰোং মটলাইফ n boxes ests rece eedings e policie সমূহত _ এইবোৰ ভ প্ৰক্ৰিয়া বা প্ৰক্ৰিয়া ক per pro	contain । ived for i initiated s bearing বাবে প্ৰাপ্ত ফ্ৰেৰণ ক য়াসমূহৰ of submit	my/ ou this/ th I agains g the sig ৰ গু ভৱিষ্য ৰাৰ কা r পৰা r	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,
কৰাৰ কাৰণত যিকোনো আইনগত, চৰকাৰী বা নিয়ামক সংস্থাবে পিএনবি মেটলাইফ ইণ্ডিয়া ইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰ Signature (Old) as per PNB MetLife records পিএনবি মেটলাইফ অভিলেষসমূহ অনুসৰি স্বাক্ষৰ (পুৰ Declaration (for New Business): PI PO (ঘাষণা (নতুন ব্যৱসায়ৰ বাবে): //We,, the proposed of agree to defend and hold harmless PNB MetLife India Insuran including any statutory, governmental or regulatory body, on a below: মই/আমি,, প্ৰস্তাৱিত" গৰাফী/ প্ৰস্ত নিৰ্ধাৰিত হোৱা অনুসৰি মোৰ/আমাৰ স্বাক্ষৰসমূহ আছে। মই/আবিবেচনা কৰা উচিত। ইয়াত তলত থকা স্বাক্ষৰসমূহ এই/এইবো চৰকাৰী বা নিয়ামক সংস্থাকে ধৰি, যিকোনো দাবী, প্ৰতিবন্ধতাইনচিওৰেন্স কোম্পানী লিমিটেডক প্ৰতিৰক্ষা দিবলৈ আৰু ক্ষতিম্ For Proposed Insured: / প্ৰস্তাৱিত বীমাকর্ডাৰ বাবে: Signature as per Application form আৱেদন প্ৰপত্ৰ অনুসৰি স্বাক্ষৰ	তে তলত থকা স্বাক্ষৰসা হ ধৰি, যিকোনো দাবী, প্ৰ তিৰক্ষা দিবলৈ আৰু ক্ষা Both PI and Main Main Main Main Main Main Main Main	মূহ এই/এইবোৰ পৰি বৈতবদ্ধতা, দৰ, চাহিদ তিমুক্ত ৰাখিবলৈ মই' gnature (New) (ক্ষেৰ নেতুন) I PO ক পিঅ' দুয়োটা d hereby declare the pended below should the processing any future of any claim, liability processing any future দ্বাৰা ঘোষণা কৰে যেইয়াৰ পিছৰ পৰা মিকোনো ভৱিষ্যত জ্বাব্যক্তিৰ দ্বাৰা পিএন হওঁ: ment instrument The process of the process of the pended with t	নিচৰ বাবে ন, যিকোনে সন্মত হওঁ at the be d be consi ty, charge re request াঁ যে তল্য তল্যত দিয়	I প্রাপ্ত যি না ব্যক্তিব I I demand ts receive ত উল্লেখি যা অনুসবি বাবে পিএ	tioned s r all futu d, action ed for th তৈ নমূন ৰ স্বাক্ষৰ নিবি মে ৰুদ্ধে প Sigr প্ৰম	ভৱিষ্যত গএনবি C গএনবি C গোলা গোলা গোলা গোলা গোলা গোলা গোলা গোলা	অনুৰোং মটলাইফ n boxes ests rece eedings e policie সমূহত _ এইবোৰ ভ প্ৰক্ৰিয়া বা প্ৰক্ৰিয়া ক per pro	contain । pea বিৰুদ্ধে ived for i initiated s bearing কাবে প্ৰাপ্ত ফাৰণ ক য়াসমূহৰ of submit	my/ ou this/ th I agains g the sig ৰ গু ভৱিষ্য ৰাৰ কা r পৰা r	r signatures as ese policies. I/ t PNB MetLife gnatures contai বাৰে, 20_ ত সকলো অনু ৰণত যিকোনো	affixed on We hereby by anyone, ned herein ত বোধৰ বাবে আইনগত,

calls are requested to lodge a police complaint along with details of phone call & number. টোকা: আই.আৰ.ডি.এ.আই. বা ইয়াৰ বিষয়াসকলে কোনো ধৰণৰ বীমা বা বিন্তীয় সামগ্ৰী বিক্ৰী কৰাৰ দৰে কাৰ্যকলাপত অন্তৰ্ভুক্ত নহয় বা প্ৰিমিয়াম বিনিয়োগ নকৰে। আই.আৰ.ডি.এ.আই.-য়ে

টোকা: আই.আৰ.ডি.এ.আই. বা ইয়াৰ বিষয়াসকলে কোনো ধৰণৰ বীমা বা বিন্তীয় সামগ্ৰী বিক্ৰী কৰাৰ দৰে কাৰ্যকলাপত অন্তৰ্ভুক্ত নহয় বা প্ৰিমিয়াম বিনিয়োগ নকৰে। আই.আৰ.ডি.এ.আই.-য়ে কোনো বোনাচ ঘোষণা নকৰে। এনে ফোন কল প্ৰাপ্ত কৰা যিকোনো লোকক ফোন কল আৰু নম্বৰৰ বিৱৰণৰ সৈতে আৰক্ষীৰ অভিযোগ দাখিল কৰিবলৈ অনুৰোধ কৰা হৈছে।